

# অন্ধবিশ্বাস আৰু কুসংস্কাৰ

জয়ন্ত মাথৰ বৰা

ড° সৰ্বপল্লী বাধাকৃষ্ণণে কৈছিল—“অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।” একবিংশ শতিকাৰ বাবেই এক অভিশাপ। সাম্প্রতিক অসমৰ কাৰণে জলন্ত সামাজিক সমস্যা।

দৃঢ়িত বায়ু, অবাধিত বিশৃঙ্খল শব্দ, মাটি, পানী এইবোৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদৃঢ়িত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কল্পিত কৰে। জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতবিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। মানুহেই মানুহৰ শক্র হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰাবাতবি বুলি কোনবোৰক কোৱা হয় :

যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিবোধক হৈ থিয়ে দিয়ে সেইবোৰেই কুসংস্কাৰ। সংস্কাৰ এক জীৱন-পদ্ধতি। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জ্বলিত কৰি সময়ৰ লগত দৌৰাৰ পৰিবৰ্তে স্থিতাৱস্থাক বাহাল বাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে। আকৌ যিবোৰ বাতবি সভ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উন্নেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে

প্রচার কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰাবাতৰি।

অতীজৰে পৰা আমাৰ সমাজখন অঙ্গবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায়। ১৮২৬ খ্রীষ্টাব্দৰ ইয়াঙ্গুৰু সন্ধিৰ পিছত অসম যেতিয়া বৃটিছৰ অধীনলৈ আহিল, সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্রীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মিছনেৰীসকল। শদিয়াত মিছনেৰীসকল বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। শদিয়াৰ সেমেকা জলবায়ুত তেওঁলোকৰ অসুখ আৰম্ভ হৈছিল। কলেৰাত আক্ৰমণ হৈছিল। কেৱল মিছনেৰীসকলেই নহয়, সেই সময়ত কলেৰাত স্থানীয় লোকসকলো আক্ৰমণ হৈছিল। মিছনেৰীসকলে স্থানীয় লোকসকলক কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰা নিৰ্মূলৰ বড়ি খাবলৈ দিছিল। কিন্তু স্থানীয় লোকসকলে সেই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে ভাৰিছিল কোনোৱা অপদেৱতাৰ কু-প্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবোৰ হৈছে। সেইহেতু বেমাৰ ভাল হ'বৰ বাবে বড়ি খোৱাৰ পৰিবৰ্তে পূজা-পাতল কৰিবলৈ আৰম্ভ কৰিছিল। তন্ত্ৰ-মন্ত্ৰ, বেজৰ সহায় লৈছিল। দৰৱ খোৱাৰ পৰিবৰ্তে বেজৰ মন্ত্ৰপৃত পানীহে থাইছিল। সেই পানী থাই মানুহ বেছিকেহে মৃত্যুমুখত পৰিছিল। অসুখ ভাল হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে। তাৰ পৰিবৰ্তে সেয়া কোনো অপদেৱতাৰ কাম, অপদেৱতাক পূজা-পাতল দি সন্তুষ্ট কৰিলেই অসুখ ভাল হৈ যাব, এনেধৰণৰ বিশ্বাসবোৰেই হ'ল অঙ্গবিশ্বাসৰ উদাহৰণ।

আকৌ স্থানীয় কিছু লোকে উপায়হীন হৈ মিছনেৰীসকলৰ পৰা কলেৰা উপশম হোৱাৰ বড়ি থাইছিল। কিন্তু সমাজৰ বাকী লোকসকলে মিছনেৰীসকলৰ পৰা লৈ বড়ি খোৱা লোকসকলক জাত গ'ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল। বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালেই জাত-কুল যায়, এইবোৰ কুসংস্কাৰৰ উদাহৰণ। ধৰ্ম, জাত-কুল লৈ আমাৰ সমাজত বহুতো কুসংস্কাৰ আছে। এই কুসংস্কাৰবোৰে বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে।

ভূতক লৈও আমাৰ সমাজত বহুত অঙ্গবিশ্বাস আছে। গ্ৰামাঞ্চলত আজিও বাতি ভূত ওলায় বুলি বহুতে বিশ্বাস কৰে। দিনত বৰগছৰ তলত বুঢ়াড়াঙ্গৰীয়া ওলায় বুলি গুজৰ বটে। ফুটুকানিব মাজত যথিনীয়ে কিবিলি পাৰি হাঁহে বুলি কাহিনী শনায়। সৰু ল'ৰা-ছোৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ, শুবলৈ বাধ্য কৰায়। যথিনী আৰু বুঢ়াড়াঙ্গৰীয়াৰ ভয় দেখুৱাই সৰু ল'ৰা-ছোৱালীক নদীৰ পাৰলৈ, পুঁয়ৰীৰ পাৰলৈ যোৱাত বাধা দিয়ে। কিন্তু ডাঙৰসকলে এবাৰো ভাৰি নেচায় যে সৰুতে মনত সুমুৱাই দিয়া এই ভাস্তু বিশ্বাসেই সৰু ল'ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছতো অঙ্গবিশ্বাস হিচাপে মনত খোপনি পৃতি বহু। ফলস্বৰূপে গধুলি হ'লেই অকলে বাহিবলৈ যাবলৈ ভয় কৰে। জয়াল ঠাই পাৰ হওঁতে ভয়ত পেপুৱা লাগে। কেৱল গাঁও অঞ্চলতে নহয়, চহৰাঞ্চলতো

ল'বা-ছোবালীৰ মনত ভূতৰ ভয় আছে। ল'বা-ছোবালীৰে নহয়, ভাঙবোৰো আছে। এইবোৰো অঙ্গবিশ্বাসৰ উদাহৰণ। ভূত-প্ৰেত, যথিনী-ডাইনী এইবোৰৰ অস্তি বিজ্ঞানে নস্যাৎ কৰিছে।

বৰ্তমান সময়তো আমাৰ সমাজত বিশেষকৈ গ্ৰামাঞ্চলবোৰত 'ডাইনী'ক লৈ এক অঙ্গবিশ্বাসে গা কৰি উঠিছে। ইয়াৰ পৰিণামস্বৰূপে বছত অগ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি সংঘৰ্ষ বা হত্যা আদি অমানবীয় ক্ৰিয়া-কলাপো সংঘটিত হৈছে। 'ডাইনী'—এক সামাজিক ব্যাধি, এক কঞ্চিত সন্ত্রাস। ডাইনী এক ভাস্তু বিশ্বাস। অঞ্চলটোত কাৰোবাৰ ঘৰত অসুখ হৈছে। দৰব থাইছে ভাল পোৱা নাই। হয়তো উপযুক্ত চিকিৎসা কৰা হোৱা নাই; কিন্তু প্ৰচাৰ কৰি দিয়ে এইবুলি যে, ডাইনীৰ কাৰণেই অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালত অসুখ-বিসুখে দেখা দিছে। ডাইনীৰ কাৰণেই অসুখ ভাল হোৱা নাই। এই যে উদ্দেশ্যপ্ৰণোদিতভাৱে এটা ভাস্তু ধাৰণা মানুহৰ মনৰ মাজত সুমুৰাই দিয়া হয়, সেই ধাৰণাটো লাহে লাহে ইজনৰ পৰা সিজনলৈ বিয়পিবলৈ ধৰে। এটা সময়ত ডাইনী বুলি চিহ্নিতজনৰ দৈনন্দিন জীৱনৰ সকল সকল বিসংগতিবোৰ অপদেৱতাৰ কালিকা লগা কাৰ্য বুলি সকলোৱে ভাবিবলৈ আৰম্ভ কৰে। আচলতে ডাইনী বুলি সন্দেহ কৰা মানুহজনৰ তেনেকুৱা কোনো বিসংগতি নাথাকে। অন্ততঃ বিজ্ঞানে সেই কথা আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। অথচ অঞ্চলটোৰ কিছুলোকৰ অসুখ, অপায়-অমংগলৰ বাবে এগৰাকী লোকক ডাইনী সজাই সমস্ত দোষ তেওঁৰ ওপৰত জাপি দিয়ে। আচলতে ডাইনী বুলি একো নাই। কিছু লোকে ঈর্ষাণ্বিত হৈ বা স্বার্থসিদ্ধিৰ বাবে এই অপপ্ৰচাৰ চলায়।

কাৰোবাৰ গাত 'আই' লন্তে বুলি, 'শিৰ' লন্তে বুলি, কিবা ঐশ্বৰিক শক্তি আহি গাত সোমাই বুলি মাজে মাজে হৈ চৈ হোৱা শুনা যায়। অস্তুত কথা কিছুমান সেই সময়ত প্ৰকাশ হয়। 'আই' গৰাকীয়ে বা 'শিৰ' লন্তাজনে বা 'ঐশ্বৰিক শক্তি' লাভ কৰাজনে হেনো চুই দিলেই সকলো বেমাৰ ভাল হৈ যায়। মূৰত হাতখন থ'লৈই সকলো সমস্যাৰ সমাধান হৈ যায়। তেওঁৰ হাতেদি দিয়া পানী অমৃত সমান। খালে সৌভাগ্যাই লগ দিয়ে। এনেধৰণৰ কথাই তোলপাৰ লগায়। আশ্চৰ্যকৰ কথাটো হ'ল একবিংশ শতকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ যুগতো হাতত দামী স্মাৰ্ট ফোন লৈ শিক্ষিত মানুহৰ লালি নিচিগা সৌত বয় সেই 'আই'ৰ, সেই 'শিৰ'ৰ, সেই ঐশ্বৰিক শক্তি লাভ কৰা বুলি গুজৰ ওলোৱাজনৰ ভৱি দুটা চুবলৈ, তেওঁৰ কাৰত থকা পাত্ৰটোৰ পৰা পানী থাৰলৈ। সেই পাত্ৰৰ পানী কিমান লেতেৰা ঠিক নাই, সৌভাগ্যবান হোৱাৰ লোভত সেই লেতেৰা পানীকে পৰম শ্ৰদ্ধাৰে মুখত দিয়ে। আচলতে এইবোৰ অঙ্গবিশ্বাসৰে ফল। সহজভাৱে টকা ঘটিবলৈ খুব চতুৰালীৰে কৰা এইবোৰ দুষ্ট লোকৰ কাম।

'সোগাধৰা' আন এক অঙ্গবিশ্বাস। কিছুমান ঠাইত 'ল'বাধৰা' বুলিও মানুহৰ মাজত প্ৰচলিত।

এই সম্পর্কত উবাবাতবি এনেদৰে ওলায় যে বেলেগ ঠাইব পৰা বেলেগ দেহাবয়বৰ এজন বা দুজন লোক আহি সেই ঠাইব সক ল'বাৰ মুখত সোপা মাৰি ধৰি লৈ যায়। এনে ধৰণৰ গুজৰ ওলালেই মানুহে সত্যাসত্য বিচাৰ নকৰি অচিনাকি আৰু সচৰাচৰ নেদেখা দেহাবয়বৰ মানুহ দেখিলেই আক্ৰমণ কৰি এক অপীতিকৰ অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰে। এনেধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰ, উবাবাতবি হ'ল মানৱ সভ্যতাৰ বাবে একো একোটা ভয়ংকৰ অভিশাপ।

### অন্ধবিশ্বাস, কুসংস্কাৰৰ কাৰণসমূহ :

কি কাৰণে মানুহ অন্ধবিশ্বাসী হয়? কি কাৰণে মানুহে কুসংস্কাৰকে সংস্কাৰ বুলি গ্ৰহণ কৰে? কি কাৰণে এজন মানুহে উবাবাতবি প্ৰচাৰ কৰে আৰু কি কাৰণে সমাজৰ বাকী মানুহে বিনাবিধাই চিন্তাশূন্যভাৱে সেই উবাবাতবিকে, সেই অপপ্ৰচাৰকে সত্য বুলি মানি লয়?

**প্ৰথম কাৰণ :** সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ। পুৰুষৰ ৭৮.৮১ শতাংশ আৰু মহিলাৰ ৬৭.২৭ শতাংশ। সেই দৃষ্টিকোণৰ পৰা চাৰলৈ গ'লৈ শিক্ষাৰ অভাৱৰ বাবে বুলি কোৱাতকৈ জ্ঞানৰ অভাৱৰ বাবেহে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশৰতী হয় বুলি ক'ব পাৰি। জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে তেওঁৰ আৱেগক নিয়ন্ত্ৰণ কৰি বাখিব নোৱাৰে। ৭৩.১৮ শতাংশ মানুহ শিক্ষিত হোৱাৰ পিছতো জ্ঞানৰ অভাৱ বুলি কিয় কোৱা হৈছে? কাৰণ আনুষ্ঠানিক শিক্ষাবে শিক্ষিত হ'লেই মানুহক জ্ঞানী বুলি ক'ব নোৱাৰিব। বৰঙ্গ আজিৰ পৰা বহু বছৰৰ আগেয়েই আনুষ্ঠানিক শিক্ষাবে শিক্ষিত নোহোৱা আমাৰ সমাজৰ বহু লোকৰ চিন্তাধাৰা ইমান আধুনিক, বিজ্ঞানসম্বন্ধত আৰু বৈপ্ৰিক আছিল যে সেই চিন্তা আজিৰ প্ৰাসংগিক আৰু মানৱ সমাজৰ বাবে হিতকৰ বুলি প্ৰমাণিত হৈছে। শংকৰদেৱৰ বৈয়ত্বৰ দৰ্শনৰ মূলমন্ত্ৰই আছিল মানৱতা, যি দৰ্শন আজিৰ বন্দিত আৰু ভৱিষ্যতলৈও বন্দিত হৈ থাকিব। কিন্তু বৰ্তমান যুগৰ উন্নত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ-সাধনাই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ-সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ অঁতবাই নিছে ভোগ-বিলাস আৰু সন্তোষ আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ, অপীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্য-কলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আবেগ। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাব এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

**দ্বিতীয় কাৰণ :** প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ, চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিন্নি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ'ব নে নেতৃত্বাচক হ'ব, সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভঙ্গীৰ ওপৰত। আচলতে প্ৰতিটো কথাই

### অসমীয়া সাহিত্য চর্চাকা (নতুন)

ইতিবাচক দৃষ্টিভঙ্গীৰে চাৰ লাগে। তেতিয়াই প্রতিটো সমস্যাৰ সমাধান হয় খুব সহজ আৰু শাস্তিপূৰ্ণভাৱে। কিন্তু ভোগসৰ্বস্ব, অধ্যয়নবিমুখ, গভীৰ চিন্তাৰে নিজক উজ্জ্বলাৰ নোৱা আডিবি প্ৰায়বোৰ মানুহে কথাবোৰ, সন্মুখত ঘটা ঘটনাবোৰ প্ৰায়ে নেতিবাচক দৃষ্টিভঙ্গীৰে চায়। ইতিবাচক চিন্তা কৰিব নোৱা সমাজক পংশু সমাজ বুলি গণ্য কৰা হয়। সদায় নেতিবাচক কথা শুনি শুনি আমনি লাগি মানুহে ভাবিবলৈ বাধ্য হৈছে—সমাজত ভাল খবৰ নোহোৱাই হ'ল নেকি? আচলতে সমাজত ভাল কাম বহুত হৈ আছে। নেতিবাচক খবৰৰ ভীৰৰ মাজত সেইবোৰ হৈবাই গৈছে। সকলোৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেনেহ'লৈ ফলাফলবোৰো ইতিবাচক হ'ব। হৈবাই যাৰ সমাজৰ পৰা সকলো নেতিবাচক চিন্তা আৰু ধাৰণা। লগে লগে অপ্ৰীতিকৰ অমানবীয় ঘটনাবোৰো সমাজত নঘটা হ'ব।

তৃতীয় কাৰণ : যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে, দেখা গৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বার্থসিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম-কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। এনে কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে।

চতুৰ্থ কাৰণ : শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ। ভ্ৰমণৰ যোগেদি মানুহে নজনা কথা জানে, বিভিন্নজনৰ লগত পৰিচয় ঘটে। ভ্ৰমণে মনৰ পৰিধি বহুল কৰে। ভিতৰৰা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাব বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহৱেই, মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? অঙ্কবিশ্বাসী হোৱাৰ, কু-সংক্ষাৰ সাৱটি থকাৰ ইও এটা কাৰণ। কিন্তু ভিতৰৰা অঞ্চলতো প্ৰচণ্ড আশাৰাদী, যোগাযুক চিন্তাৰ মানুহ নোহোৱা নহয়। সংখ্যাত কম হ'ব পাৰে। সেই মানুহখনিয়েই ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে।

পঞ্চম কাৰণ : স্বার্থপূৰণৰ বাবেও কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা সমাজত অঙ্কবিশ্বাস বিৱেপাই দিয়ে। উৰাবাতবিৰে মানুহক উন্নেজিত কৰি তোলে। ইমান চতুৰালিবে এই অঙ্কবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বার্থ সিদ্ধি হয়, কিন্তু ঘটিৰ নলগীয়া অমানবীয় ঘটনা এটাও হয়তো ঘটি যায়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্রস্ত আৰু অস্ত্ৰিব কৰি তুলিবলৈও উৰাবাতবি প্ৰচাৰ কৰে। এনেধৰণৰ উৰাবাতবি আৰু অঙ্কবিশ্বাসৰ কথা সেইজনে বিশ্বাস নকৰিব, যিজনে কথাবোৰ যুক্তিবে বিচাৰ কৰে। তেনেকুৰা এটা মনৰ অধিকাৰী সেইজনহে হয়, যিজন অধ্যয়নৰ দ্বাৰা বাস্তৱমুখী জ্ঞানেৰে সমৃদ্ধ হয়।

ষষ্ঠি কাবণঃ আৰু এটা প্ৰণতা আছে আমাৰ মাজত। কষ্ট নকৰাকৈ কম আয়াসতে আমাৰ সকলো লাগে। কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে, ভোগ-বিলাসত মন্ত্ৰ হ'বলৈ লাগে। সহজে সকলো পাৰৰ বাবেও অঙ্গবিশ্বাসী হয়।

সপ্তম কাবণঃ মূল কথাটো হ'ল মনোবৃত্তি। অঙ্গবিশ্বাস, কু-সংস্কাৰৰ গৰাহত নপৰিবৰ বাবে লাগিব এটা যুক্তিবাদী মন, লাগিব বিজ্ঞানমনস্কতা। আচলতে আমি বিজ্ঞান এটা বিষয় হিচাপে গণ্য কৰোঁ। ভাবো, বিজ্ঞান কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। সেই কাৰণেই বিজ্ঞান বিষয়টো বৰ টান টান লাগে। সেই কাৰণেই বিজ্ঞান বুলি ক'লৈ ভয় লাগে। প্ৰকৃত অৰ্থত বিজ্ঞান কেৱল এটা বিষয় নহয়। বিজ্ঞান এক সংস্কৃতি। বিজ্ঞান এক সভ্যতা। বিজ্ঞান সৰ্বব্যাপী। বিজ্ঞান জীৱন ধাৰণৰ এটা প্ৰণালী। কেৱল শ্ৰেণীকোঠাৰ ভিতৰতেই নহয়, আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ আৱশ্যক। সাধাৰণ মানুহে যে বিজ্ঞান বুজিব নোৱাৰে এনে নহয়। সকলোৱে বিজ্ঞান বুজিব পাৰে আৰু ক'ব নোৱাৰাকৈয়ে সকলোৱে বিজ্ঞানৰ ধাৰণাসমূহ, সূত্ৰসমূহ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিও আছে। মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ'লেহে মানুহৰ মনৰ পৰা অঙ্গবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰিব পৰা যাব।

### নিয়ন্ত্ৰণ ব্যৱস্থা :

অঙ্গবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। সজাগতা মানে সভা পাতি ভাষণ দিয়াটো নহয়। সজাগতা মানে বাস্তাই বাস্তাই শোভাযাত্ৰা কৰাটো নহয়। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যটোৱেই হৈছে যাতে সৰূপে পৰা ছাত্ৰ-ছাত্ৰীয়ে বুজি পায় অঙ্গবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা। অঙ্গবিশ্বাস, কুসংস্কাৰে যে সমাজ এখনক পংশু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটো বুজি পাব লাগিব। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত বচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাবে ছাত্ৰ-ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়।

তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। সকলোৱে বুজিব লাগিব যে ‘ডাইনী’ অথবা ‘সোপাধৰা’ৰ দৰে অঙ্গবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বার্থপৰ লোকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধা কৰিছে। সাধাৰণতে দেখা গৈছে, সম্পত্তিৰ লোভত বা ওচৰ-চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি দৰ্যাওয়িত হৈও সেই বিশেষ মানুহঘৰৰ কাৰোবাক ‘ডাইনী’ বুলি অভিহিত কৰি অসৎ মনোবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সোপাধৰা’ৰ অপপ্ৰচাৰ চলায়। কেতিয়াৰা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়।

‘ডাইনী’ অথবা ‘সোপাধৰা’ বিষয়টো সমাজৰ আৱেগ-অনুভূতি আৰু ভুল বুজা-বুজিৰ সাধাৰণ ঘটনা হিচাপে বেহাই দিয়াটো একেবাৰে উচিত নহয়। অদ্বিশ্বাস আৰু কুসংস্কাৰৰ বিকল্পে উদাসীনতাই স্বার্থাবেষী লোকক উৎসাহিত কৰে।

### মনত ৰখা জৰুৰী :

দেখা গৈছে যে ‘ডাইনী’ বুলি উৰাবাতবি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানবীয় ঘটনাত শতকৰা নকৈৰ ভাগৰো অধিক ক্ষেত্ৰত মহিলাসকলৈ আক্ৰমণ হয়। ‘সোপাধৰা’ বুলি উৰাবাতবি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰমণ হোৱা দেখা গৈছে। এইবোৰে সমাজক পশ্চাদপদ কৰি বাখে। সেয়েহে অন্যান্য সামাজিক, বাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তান্তিক জাগৰণৰো সৃষ্টি কৰা উচিত।

### লেখক-পৰিচয় :

গল্পকাৰ, উপন্যাসিক জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়া। বৰ্তমান অসম সচিবালয়, দিছপুৰত কৰ্মৰত। পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ এতিয়ালৈকে ৮ খন গল্প সংকলন, ১৩ খন উপন্যাস, ২ খন গৱেষণামূলক গ্ৰন্থ, ৫ খন অনুবাদ গ্ৰন্থ, ৫ খন শিশু গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ৩ খন গ্ৰন্থ সম্পাদনা কৰিছে, ৩ খন আলোচনী আৰু ৭ খন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অনাত্মৰ কেন্দ্ৰ যোগে ৬ খন নাটক আৰু বহু কথিকা, গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযোগে জয়ন্ত মাধৱ বৰাৰ কাহিনী আৰু চিৰনাট্যৰে ৬৪ খন ধাৰাবাহিক আৰু ১২ খন তথ্যচিত্ৰ প্ৰচাৰিত হৈছে। ১ খন চলচিত্ৰ চিৰনাট্য কৰিছে। বাতৰি কাকত, আলোচনীত বহু প্ৰৱন্ধ, গল্প, উপন্যাস প্ৰকাশিত হৈ থাকে। জিলা প্ৰাথমিক শিক্ষা আঁচনি আৰু সৰ্বশিক্ষা অভিযানত কৰ্মৰত অৱস্থাত শিক্ষা বিভাগৰ বহু বাস্তীয় আৰু আন্তঃবাস্তীয় আলোচনা চক্ৰত গৱেষণা পত্ৰ পাঠ কৰিছে।

### সন্মান :

- (১) “আমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিবিধৰ শৰ্মা বঁটা লাভ
- (২) “জাকৈয়া ছোৱালী” গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ অস্থিকাণ্ডিবি বায়চোধুৰী বঁটা লাভ
- (৩) “মৰিয়াহোলা” উপন্যাসৰ বাবে ২০১৪ চনত গোলাঘাট জিলা সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা লাভ
- (৪) “মৰিয়াহোলা” উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ
- (৫) ২০১৯ চনত ডঃ বি আৰ আন্দেকাৰ বাস্তীয় সাহিত্য বঁটা লাভ।

## শব্দার্থ আৰু টোকা :

অপদেৱতা	: অহিত বা অপকাৰ সধা দেৱতা; ভূত-প্ৰেত।
অবাহ্নিত	: যিটো বাঞ্ছা কৰা নহয়, বিচৰা নহয়।
ইতিবাচক	: কোনো কথা বা কামৰ প্ৰতি সন্মতিসূচক।
কলুষিত	: কলংকযুক্ত।
গতিবোধক	: গতিক বাধা দিয়া ব্যবস্থা।
গুজৱ	: উৰাবাতবি।
দেহাবয়ব	: দেহৰ গঠন; দেহৰ অবয়ব।
নেতিবাচক	: অসন্মতি প্ৰকাশ কৰা, ঝণাঞ্চক।
প্ৰতিকূলতা	: বিপৰীত অৱস্থা, বাধা।
প্ৰমূল্য	: মানদণ্ড, বিশেষ মূল্য।
বন্দিত	: যাক বন্দনা কৰা হয়, পূজনীয়।
বড়ি	: ঔষধৰ সৰু ঘূৰণীয়া গুটি।
আন্ত বিশ্বাস	: ভুল ধাৰণা।
মনস্তাত্ত্বিক	: মনৰ প্ৰকৃতি সম্পর্কীয়।

প্ৰশ্নাবলী

## ভাৰ-বিষয়ক :

১। চমু উত্তৰ দিয়া :

- (ক) উৰাবাতবি মানে কি?
- (খ) কুসংস্কাৰ বুলিলে কি বুজা?
- (গ) ‘অঙ্গবিশ্বাস, কুসংস্কাৰ পৃথিৰীৰ আটাইতকৈ গধুৰ বোজা।’—কথাখাৰ কোনে কৈছিল?
- (ঘ) কোনখন সন্দিৰ পিছত আৰু কেতিয়া অসম বৃত্তিচৰ অধীনলৈ যায়?
- (ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ বোগত আক্ষণ্য হৈছিল?

২। অঙ্গবিশ্বাস মানে? অঙ্গবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

৩। কি কি কাৰণত অঙ্গবিশ্বাস, কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?

৪। অঙ্গবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি প্ৰহণ কৰিব পাৰি?

- ৫। 'ডাইনী', 'সোপাধৰা'—এইবোৰ অনুবিশ্বাস। অনুবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতবি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাৰা?
- ৬। তোমালোকৰ অধ্যলত প্ৰচলিত অনুবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিবাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা—এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
- ৭। ব্যাখ্যা কৰা :  
 (ক) অনুবিশ্বাস, কুসংস্কাৰ পৃথিবীৰ আটাইতকৈ গধুৰ বোজা।  
 (খ) সংস্কাৰ এক জীৱন পদ্ধতি।  
 (গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

ভাষা-বিষয়ক :

- ৮। উদাহৰণটো চাই বাকীকেইটা কৰা :  
 উদাহৰণ : মানবীয় — অমানবীয়।  
 সজাগতা; সামাজিক; বাজনৈতিক; সাংবিধানিক; প্ৰচাৰ।
- ৯। তলৰ শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা :  
 ইতিবাচক; সৎ; যোগাভ্রান্ত; সক্ষম; উচিত; অভিশাপ।
- ১০। পাঠত উল্লেখ থকা পঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
- ১১। বাক্য বচনা কৰা :  
 মৌলিক অধিকাৰ; অমানবীয় কাৰ্য; প্ৰচাৰ মাধ্যম; সজাগতা সভা; স্বার্থাবেষী লোক; আদিম স্তৰ।

● ● ●